



**FACULTY HIGHER SECONDARY SCHOOL**  
**SAMPLE PAPER 19-20**  
**CLASS -V**  
**SUB-ASSAMESE**  
**FULL MARKS:50**

(ক) তলত দিয়া প্ৰশ্ন সমূহৰ উত্তৰ দিয়া\_

(১×২০=২০)

- ১) দশৰথ ৰজাৰ জ্যেষ্ঠ পুত্ৰৰ নাম কি?
- ২) অযোধ্যাৰ কুল-পুৰোহিতৰ নাম কি?
- ৩) বশিষ্ঠ মূনি কোন আছিল?
- ৪) কবিয়ে আগমাহ বুলি কোনটো মাহৰ কথা কৈছে?
- ৫) ষাঁঠ কেতিয়া লাগে?
- ৬) মহাপুৰুষ দুজনাৰ তিথি কোন মাহত?
- ৭) পদ কেই প্ৰকাৰৰ?
- ৮) বিশেষণ পদৰ ভাগ কেইটা?
- ৯) ক্ৰিয়াবাচক বিশেষ্য পদ কাক বোলে?
- ১০) কোন ঋতুক ঋতুৰ ৰাণী বোলা হয়?
- ১১) শিমলু ফুলৰ ৰং কেনেকুৱা?
- ১২) বছৰৰ প্ৰথম ঋতু কি?
- ১৩) কোন সময়ত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ নিয়ম?
- ১৪) জন্মৰ পিছত কেংগাৰু ক'ত থাকে?
- ১৫) অষ্ট্ৰেলিয়াৰ আদিবাসীবোৰে কিহেৰে চিকাৰ কৰে?
- ১৬) জাতীয় পতাকাৰ ওপৰভাগৰ ৰং কি?
- ১৭) জাতীয় পতাকাৰ বগা অংশত কি থাকে?
- ১৮) জাতীয় পতাকাৰ তলৰ অংশৰ ৰং কি?
- ১৯) তাড়কা ৰাফ্‌সী কাৰ মাক?
- ২০) ষাঁঠ মানে কি?

(খ)তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দুই শাৰী বা তিনি শাৰীত দিয়া।

(২×৫=১০)

১)"হয় মহাশয় ইয়াত তিনিটা বং আছে।"

উক্ত কথাষাৰ কোনে কাক কৈছিল?

২)তাড়কা ৰাক্ষসীক কেনেকৈ বধ কৰিলে?

উত্তৰ-তাড়কা ৰাক্ষসীৰ গৰ্জন যি ফালৰ পৰা অহা যেন পাইছিল ৰামে সেই ফালেই বাণ নিষ্ক্ষেপ কৰিছিল। এইদৰে শব্দভেদী বাণ নিষ্ক্ষেপ কৰি ৰামে তাড়কা ৰাক্ষসীক বধ কৰিছিল।

৩)গুণবাচক বিশেষ্য পদ কাক বোলে?

৪)বসন্ত ঋতুত ফুলা দুবিধফুলৰ নাম লিখা।

৫)দুখন মহাদেশৰ নাম লিখা?

(গ)তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ তিনি বা চাৰি শাৰীত দিয়া(৩×২=৬)

১) জাতীয় পতাকাৰ বং কেইটা আৰু কি কি?বংবোৰ কিহৰ প্ৰতীক?

উত্তৰ-জাতীয় পতাকাৰ বং তিনিটা-গেৰুৱা,বগা আৰু সেউজীয়া

ক) গেৰুৱা-ত্যাগ আৰু সাহসৰ প্ৰতীক।

খ)বগা-সত্য আৰু শান্তিৰ প্ৰতীক।

গ)সেউজীয়া-বিশ্বাস আৰু শক্তিৰ প্ৰতীক।

২) কেংগাবুবোৰক কুকুৰে যেতিয়া আক্ৰমণ কৰে তেতিয়া ইহঁতে কি কৰে?

(ঘ) ১)তলৰ পুংলিংগ শব্দকেইটা স্ত্ৰীলিংগলৈ ৰূপান্তৰ কৰা\_(১×৩=৩)

ৰাক্ষস,ৰজা,বৃদ্ধ

উত্তৰ-ৰাক্ষসী,ৰাণী,বৃদ্ধা

২)অৰ্থ লিখি বাক্য ৰচনা কৰা\_(১×৩=৩)

পৰিৱৰ্তন, প্ৰকোপ, উভেনদী

৩)সমার্থক শব্দ লিখা(১×৩=৩)

প্ৰাণী, হৰিণা, নেজ

(ঙ)চমুটোকা লিখা\_(যিকোনো এটা)

(৫)

স্বাধীনতা দিৱস,শ্ৰীমন্তশঙ্কৰদেৱ

উত্তৰ-স্বাধীনতা দিৱস-মানুহৰ জীৱনত স্বাধীনতাকৈ মূল্যবান সম্পদ একো নাই।দেশ স্বাধীন হ'লেই মানুহৰ উন্নতিৰ পথ সহজ হৈ পৰে।ভাৰতে সুদীৰ্ঘ আঢ়েশ বছৰ ইংৰাজৰ তলত থাকিবলগীয়া হৈছিল।সেই সময়ত ভাৰতবাসীৰ শিক্ষা-দীক্ষা,স্বাস্থ্য সকলো দিশতে দুৰ্গতিৰ সীমা নাছিল।অৱশেষত বহু দেশপ্ৰেমিকৰ আত্ম বলিদানৰ কাহিনীৰে১৯৪৭ চনৰ ১৫ আগষ্টত আমি স্বাধীনতা লাভ কৰিছিলোঁ।তেতিয়াৰ পৰাই এইদিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰোঁ।